

Total number of printed pages-7

3 (Sem-1/CBCS) ZOO HG/RC 1

2020

(Held in 2021)

ZOOLOGY

(Honours Generic/Regular)

Paper : ZOO HG/RC-1016

(*Animal Diversity*)

Full Marks : 60

Time : Three hours

The figures in the margin indicate full marks for the questions.

Answer **either** in English **or** in Assamese.

1. Choose the correct answers : $1 \times 7 = 7$

শুল্ক উত্তরটো বাচি উলিওৱা :

- (a) Euglena is green in colour due to the presence of

ইউগ্লেনাৰ বৰণ সেউইয়া হোৱাৰ কাৰণ হ'ল তাত থকা

(i) flagellum (কংমা)

(ii) nucleus (কোষকেন্দ্ৰ)

(iii) chromatophore (ক্ৰ'মেটফ'ৰ)

(iv) pellicle (বহিঃআৱৰণ)

Contd.

(b) In sponge food is ingested through

স্পঙ্গবোরে খাদ্য গ্রহণ করে

- (i) choanocytes (কোরানোচাইট)
- (ii) pinacocyte (পিনাকচাইট)
- (iii) horizontal tube (ভৌমিক নলীকা)
- (iv) spines (ক'ষ্টক)

(c) Coenosare is found in

ক'রেন'চ'র পোরা যায়

- (i) Porifera (বজ্জিপ্রাণী)
- (ii) Coelenterata (এ'কেলদেহী)
- (iii) Protozoa (আদ্যপ্রাণী)
- (iv) Arthropoda (সঞ্চিপদী প্রাণী)

(d) The basic characteristics of protochordata is the presence of

তলৰ কোনটো চৰিত্ৰ উপস্থিতি প্ৰ'টকৰডে'টৰ মূল
বৈশিষ্ট্য ?

- (i) notochord
পৃষ্ঠৰজ্জু
- (ii) branchial cleft
শ্বাস-প্ৰশ্বাস ৰক্ষা

(iii) Dorsal tabular nerve cord

পৃষ্ঠীয় নলীকাৰ স্নায়ুৰজ্জু

(iv) All of the above

ওপৰৰ আটাইকেইটা

(e) Which of the following belongs to the super class Agnatha ?

তলৰ কোনবিধি অতিশ্ৰেণী এগনেথাৰ হয় ?

- (i) Amphioxus
এমিঅ'ক্সাচ
- (ii) Hagfish
হে'গফিছ
- (iii) Herdmania
হার্ডমেনিয়া
- (iv) None of the above
ওপৰৰ এটাও নহয়

(f) Bladder worm is found in

঳াড়াৰ ৱৰ্ম দেখা যায়

- (i) human muscles
মানুৰ মাংসপেশীত
- (ii) pig muscles
গাহৰিৰ মাংসপেশীত

(iii) human faeces

মানুহৰ মলত

(iv) soil

মাটিত

(g) In prawn excretion is done through
মিছামছুৰ ৰেচন অংগ হ'ল

(i) kidney

বৃক

(ii) coxa

ক'স্কা

(iii) flame cell

ফ্লেম কোষ

(iv) antennae

স্পর্শক

2. Answer the following questions : (any four)

$$2 \times 4 = 8$$

তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা : (যিকোনো চাৰিটা)

(a) Sponge spicules

স্পঞ্জৰ কৰ্ষিকা

(b) Pedicellariae of Echinodermata

কটকচূমী প্ৰাণীৰ বৃত্তপদ

(c) Adaptation of flightless birds

উৰনক্ষমহীন পক্ষীৰ অভিযোজন

(d) Fish migration

মাছৰ প্ৰবহ্ন

(e) Specific characters of mammals

স্তন্যপায়ী প্ৰাণীৰ বিশেষ চৰিত্ৰ

3. Answer the following questions : (any three)

$$5 \times 3 = 15$$

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা : (যিকোনো তিনিটা)

(a) Write the general characteristics of class Insecta.

পতংগ শ্ৰেণীৰ সাধাৰণ বৈশিষ্ট্যসমূহ লিখা।

(b) Write about the general characteristics of Prototheria.

প্ৰটথেৰিয়াৰ সাধাৰণ বৈশিষ্ট্যসমূহ লিখা।

(c) Write about parental care in Amphibia.

উভচৰ প্ৰাণীৰ পিতৃ-মাতৃক যতনৰ বিষয়ে লিখা।

(d) Write the difference between poisonous and nonpoisonous snakes.

বিযাক্ত আৰু অবিযাক্ত সাপৰ পাৰ্থক্য লিখা।

- (e) Write notes on the origin of mammals.
সন্যুপায়ী প্রাণীর উৎপত্তির বিষয়ে লিখা।
4. Answer the following questions : (any three)
 $10 \times 3 = 30$
- তলব প্রশ্নকেইটাৰ উত্তৰ লিখা : (যিকোনো তিনিটা)
- (a) What is locomotion ? Write about different locomotory organs found in Protista.
 $2+8=10$
চলন মানে কি বুজা ? প্রটিষ্টাত পোৱা বিভিন্ন চলন অঙ্গসমূহৰ বিষয়ে লিখা।
- (b) What are different types of zooids found in Obelia ? Describe their structure and functions with diagram.
 $2+3+5=10$
অ'বেলিয়াত দেখা বিভিন্ন ধৰণৰ জীৱকসমূহ কি কি ?
চিত্ৰসহ জীৱক সমূহৰ কাৰ্য্যৰ বিষয়ে লিখা।
- (c) Describe the morphology and life history of Ascaris with diagram.
 $2+3+5=10$
এচ'কাৰিছৰ বাহ্যিক অবয়ব আৰু জীৱনচক্ৰ চিত্ৰসহ ব্যাখ্যা
কৰা।
- (d) Give details of torsion in Gastropoda with examples.
 $3+7=10$
গে'ষ্ট্ৰ'ডাৰ টৰছনৰ বিষয়ে উদাহৰণসহ লিখা।

- (e) What is osmoregulation ? Give the significance of osmoregulation in fresh water fishes.
 $5+5=10$

আসৃতি নিয়ন্ত্ৰণ কি ? অলৱনীয় পানীত মাছৰ আসৃতি
নিয়ন্ত্ৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা।

- (f) What is parasitic adaptation ? Give details of parasitic adaptation in Nemathelminthes.
 $2+3+5=10$

পৰজীৱীয় অভিযোজন কি ? ঘূৰনীয়া কৃমিৰ পৰজীৱীয়
অভিযোজনৰ বিষয়ে বহলাই লিখা।